

অসম বিধান সভা

তৰাযুক্ত প্ৰশ্ন নং - ৩৬

উত্তৰ দিয়াৰ তাৰিখ - ০৭-০৭-২০২৬

বিষয় : অসমৰ অৰ্থনৈতিক অৱস্থা

বিধায়কৰ নাম : শ্ৰী অখিল গগৈঃ

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনেঃ

প্ৰশ্ন

(ক) চলিত ২০২৬ বৰ্ষৰ ৩০ জুনলৈকে অসম চৰকাৰৰ সৰ্বমুঠ ঋণ (Total Outstanding Liabilities) কিমান টকা? কেৱল পুৰণি ঋণৰ সূত পৰিশোধ কৰোঁতেই ৰাজ্যৰ বৰ্তমানৰ মুঠ ৰাজহ প্ৰাপ্তিৰ (Revenue Receipt) কিমান শতাংশ ধন ব্যয় হৈছে আৰু এই অনিয়ন্ত্ৰিত ঋণ সন্দৰ্ভত 'CAG' ৰ শেহতীয়া অডিট প্ৰতিবেদনৰ চৰকাৰী আপত্তি কি কি আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি কি?

(খ) বিগত পাঁচটা বিত্তীয় বৰ্ষত চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা মুঠ কিমানদিন 'Ways and Means Advances' আৰু 'Overdraft' ল'বলগীয়া হৈছে? ইয়াৰ জৰিয়তে ৰাজভঁৰাল দেউলীয়া কৰি কেৱল অতিৰিক্ত জৰিমনা-সূত (Penal Interest) ভৰোঁতে মুঠ কিমান কোটি টকা অপব্যয় হ'ল?

(গ) যোৱা পাঁচ বছৰত বিত্ত বিভাগে 'ফাইনেঞ্চিয়েল চিলিং' (Ceiling System) জাৰি কৰি বিভিন্ন উন্নয়নমূলক বিভাগৰ বাজেটৰ কিমান হাজাৰ কোটি টকা কৰ্তন কৰিলে? বৰ্তমান অসম চৰকাৰে পুঁজিৰ অভাৱত কোন কোন বিভাগত কিমান ঠিকাদাৰ আৰু যোগানকাৰীৰ সৰ্বমুঠ কিমান কোটি টকাৰ বিল পৰিশোধ নকৰাকৈ স্তব্ধ (Held up) কৰি ৰাখিছে?

বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উত্তৰ দিবঃ

উত্তৰ

(ক) ২০২৫-২৬ বৰ্ষৰ Finance Accounts (মহাগাণনিক অসম) এতিয়াও চূড়ান্তভাৱে প্ৰকাশ পোৱা নাই আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষ সম্পূৰ্ণ নোহোৱা বাবে, ২০২৬ চনৰ ৩০ জুনলৈকে সৰ্বমুঠ ঋণৰ প্ৰকৃত তথ্য এই মুহূৰ্তত প্ৰদান কৰা সম্ভৱ নহয়।

মহাগাণনিক অসম (Finance Account) ২০২৪-২৫ ৰ তথ্য অনুসৰি ২০২৫ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে অসম চৰকাৰৰ সৰ্বমুঠ ঋণ (Total Outstanding Liabilities) হৈছে ১৬১৭৬১ কোটি টকা।

২০২৪-২৫ বিত্তীয় বৰ্ষত পুৰণি ঋণৰ সূত পৰিশোধৰ পৰিমাণ একেই বিত্তীয় বৰ্ষৰ মুঠ ৰাজহ প্ৰাপ্তিৰ ৯.৭৭ শতাংশ।

যিকোনো বিত্তীয় বৰ্ষত অসম চৰকাৰে ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে ঋণ গ্ৰহণ কৰে। CAG-ৰ শেহতীয়া Audit Report (State Finances Audit Report, 2024-25) ৰ কোনো অনুচ্ছেদত অসম চৰকাৰে লোৱা ঋণক অনিয়ন্ত্ৰিত হিচাবে উল্লেখ কৰা হোৱা নাই।

উল্লেখযোগ্য যে, CAG-ৰ State Finances Audit Report, 2024-25-ৰ অনুচ্ছেদ ১.৭ (Conclusion)-ত উল্লেখ কৰা হৈছে যে, ২০২০-২১ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে Outstanding Liabilities-ৰ GSDP-ৰ অনুপাত বৃদ্ধি পালেও, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ই AFRBM-ত নিৰ্ধাৰিত ২৮.৫ শতাংশ সীমাৰ ভিতৰত আছিল।

তদুপৰি, AFRBM (Amendment) Act, 2022 অনুসৰি ২০২২-২৩ ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে নিৰ্ধাৰিত GSDP ৰ ৩২ শতাংশ সীমাৰ ভিতৰতো অসম চৰকাৰৰ Outstanding Liabilities অব্যাহত আছে।

গতিকে অসম চৰকাৰে লোৱা ঋণ অনিয়ন্ত্ৰিত হোৱাৰ প্ৰশ্ন নুঠে।

(খ) বিগত পাঁচটা বিত্তীয় বৰ্ষ, অৰ্থাৎ ২০২০-২১ ৰ পৰা ২০২৪-২৫ লৈ, অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা “Ways and Means Advances (WMA)” লোৱা দিনৰ সংখ্যা তলৰ তালিকাত দিয়া হ’ল –

বিত্তীয় বৰ্ষ	WMA লোৱা দিনৰ সংখ্যা	Overdraft লোৱা দিনৰ সংখ্যা
২০২০-২১	০	০
২০২১-২২	০	০
২০২২-২৩	০	০
২০২৩-২৪	২	০
২০২৪-২৫	০	০

অসম চৰকাৰে Ways and Means Advances -ৰ মূলধন আৰু সুত সময়মতে পৰিশোধ কৰি আহিছে। ফলস্বৰূপে, উক্ত সময়ছোৱাত Overdraft লোৱাৰ প্ৰয়োজন হোৱা নাই আৰু অতিৰিক্ত জৰিমনা-সুত (Penal Interest) বাবদ কোনো ধৰণৰ ব্যয় হোৱা নাই।

(গ) “ফাইনেঞ্চিয়েল চিলিং” (Ceiling System) ব্যৱস্থাৰ অধীনত কোনো উন্নয়নমূলক বিভাগৰ বাজেট কৰ্তন কৰা নহয়। বিভিন্ন বিভাগৰ পৰা প্ৰাপ্ত Ceiling Proposal সমূহ ৰাজ্যৰ বিত্তীয় নীতি, বিত্তীয় স্থিতিৰ প্ৰেক্ষাপটত সতৰ্কতাৰে পৰ্যালোচনা কৰি প্ৰয়োজনীয় পৰিমাণৰ Ceiling মুকলি কৰা হয়। অৱশ্যে, বিভিন্ন বিভাগৰ পৰা অহা প্ৰস্তাৱৰ লগত সংশ্লিষ্ট নথিৰ অসম্পূৰ্ণতাৰ কাৰণে আৰু প্ৰস্তাৱ সমূহ পলমকৈ দাখিল কৰা কাৰণে যোৱা পাঁচ বছৰত বিত্ত বিভাগে মুঠ ২২,৪৩৮ কোটি টকাৰ Ceiling Proposal অনুমোদন কৰিব পৰা নাছিল।

বিভিন্ন বিভাগৰ ঠিকাদাৰ আৰু যোগানকাৰীৰ অনুযায়ী তথ্য বিত্ত বিভাগত উপলব্ধ নহয়।
